

India – Myanmar Foreign Office Consultations

October 01, 2020

ভাৰত-ম্যানমাৰ বিদেশ কাৰ্যালয় আলোচনা

অক্টোবৰ 01, 2020

ভাৰত আৰু ম্যানমাৰৰ মাজত 19তম বিদেশ কাৰ্যালয় আলোচনা অনুষ্ঠিত হয় ভাৰচ্যুৱেল ধৰণে অক্টোবৰ 1, 2020 তাৰিখে। ভাৰতৰ প্ৰতিনিধিত্ব কৰে বিদেশ সচিব, শ্ৰী হৰ্ষ বৰ্ধন শ্ৰীংলাই আৰু ম্যানমাৰৰ প্ৰতিনিধিত্বৰ নেতৃত্ব কৰে স্থায়ী সচিব, ইউ চু হেনে।

আলোচনাৰ মাজত, দুয়ো পক্ষই সম্পৰ্কৰ সকলো দিশ নিৰীক্ষণ কৰে, যাৰ মাজত থাকে সীমান্ত সহযোগীতা আৰু সীমান্তৰ গাঠনি উন্নত কৰা, ম্যানমাৰত ভাৰতৰ চলি থকা বিকাশ প্ৰকল্প, বাণিজ্য আৰু বিনিয়োগ সম্বন্ধ, বিদ্যুৎ আৰু শক্তি সহযোগীতা, অধিনায়কীয় বিষয় আৰু সাংস্কৃতিক সহযোগীতা, আৰু বাগান্ত ভূমিকম্পই ক্ষতি কৰা পাগোডাৰ পুনৰুদ্ধাৰ কাৰ্য। আঞ্চলিক আৰু বহুমুখী দিশৰ সহযোগীতাৰ কথাও আলোচনা কৰা হয়। দুয়ো পক্ষই সন্তুষ্টি প্ৰকাশ কৰে যে কোভিড মহামাৰী চলি থকা স্বত্বেও, বহুতো ক্ষেত্ৰত, যেনে বিদ্যুৎ, শক্তি আদিত বৈঠক অনুষ্ঠিত কৰা হৈছে ভাৰচ্যুৱেল ধৰণে, দ্বিপক্ষীয় ইচ্ছাৰ প্ৰতিচ্ছবি দাঙি ধৰি। এয়া উল্লেখ কৰা হয় যে আগন্তুক যুটীয়া বাণিজ্য কমিটি মন্ত্ৰালয় বৈঠক 20 অক্টোবৰত অনুষ্ঠিত হ'ব, আৰু ই দ্বিপক্ষীয় বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব।

দুয়ো পক্ষই গভীৰ আলোচনা কৰে কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ ওপৰত আৰু ইয়াৰ প্ৰভাৱৰ সৈতে যুঁজ দিবলৈ ল'ব লগা খোজবোৰ, যাৰ মাজত আছে টীকা বিকাশ, ঔষধ যোগান, প্ৰশাধন আৰু প্ৰযুক্তি আৰু ক্ষমতা গঠন।

বিদেশ সচিবে পুনৰ উল্লেখ কৰে ভাৰতে ম্যানমাৰৰ সৈতে নিজৰ আংশীদাৰীক দিয়া গুৰুত্বৰ ভাৰতৰ 'চুবুৰীয়া প্ৰথম' আৰু 'পূবলৈ কাৰ্য' নীতিৰ অনুযায়ী। তেওঁ কয় যে ভাৰতে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আহিছে ম্যানমাৰৰ সৈতে নিজৰ বহুমুখী সহযোগীতা উন্নত কৰা আৰু সহযোগীতাৰ নতুন ক্ষেত্ৰ বিচৰাত।

স্থায়ী সচিবে পুনৰ আশ্বাস দিয়ে ম্যানমাৰৰ প্ৰতিশ্ৰুতিৰ ভাৰতৰ সৈতে নিজৰ দীৰ্ঘদিনীয়া আংশীদাৰী শক্তিশালী কৰাৰ দুয়োখন দেশৰ পাৰস্পাৰিক সুবিধাৰ বাবে। তেওঁ নিজৰ প্ৰশংসাও প্ৰকাশ কৰে ম্যানমাৰলৈ ভাৰতে কোভিড সম্বন্ধীয় বিকাশ সাহায্য আগবঢ়োৱাৰ বাবে। তেওঁ ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ঋণ সেৱা ৰেহাইৰ বাবে জি-20 ঋণ সেৱা নিলম্বন পদক্ষেপৰ অধীনত 1 মে' 2020 পৰা 31 ডিচেম্বৰ, 2020 লৈকে।

দুয়ো পক্ষই মান্তি হয় বিদেশ কাৰ্যালয় আলোচনাৰ আগন্তুক বৈঠক পাৰস্পাৰিক সুবিধাজনক তাৰিখে পাতিবলৈ।

নতুন দিল্লী

অক্টোবৰ 1, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.